



50  
YEARS IN INDIA

এখন পৃথিবী  
এখন ঘৰ  
ONE EARTH  
ONE HOME

৩য় পদক্ষেপ : আলোচনা আৰু কাৰ্য্য কৰা  
STEP 3 DISCUSS AND DO



৬ষ্ঠ, ৭ম আৰু ৮ম শ্ৰেণী  
CLASSES 6, 7 & 8

কৰ্মপুস্তিকা  
ACTIVITY BOOK



সকলোকে 'এখন পৃথিৱী-এখন ঘৰ' অনুষ্ঠান লানিলৈ আদৰণি জনাইছো।

তোমালোকে বাক জানিছিলানে যে তোমালোকৰ ঘৰত তোমালোকৰ বাহিৰে আন প্ৰাণীয়েও বাস কৰে। ইয়াৰ কিছুমান আমি দেখা পাওঁ আৰু কিছুমানে গোপনে আমাৰ সৈতে সহবাস কৰে।

আমাৰ লগতে আন বহুপ্ৰকাৰৰ প্ৰাণী এই পৃথিৱীৰে বাসিন্দা। সেয়ে তেনে প্ৰাণীসমূহক-সি লাগে বনৰীয়া নাইবা আমাৰ লগতে আমাৰ ঘৰুৱা পৰিবেশত থকাই হওঁক, আমি সহানুভূতি প্ৰদৰ্শন কৰিব লাগে। এখন চিৰযুগমীয়া আনন্দময় আৰু স্বাস্থ্যকৰ পৃথিৱীৰ বাবে মানুহ উদ্ভিদজগত আৰু প্ৰাণীজগতৰ সৈতে সহজীৱিতাবে বসবাস কৰিব লাগিব। আৰু প্ৰকৃতিৰ বিষয়ে জ্ঞান আহৰণ কৰি, পৰিবেশ অনুকূল আচৰণ অৱলম্বন কৰি আৰু পৰিবেশ অনুকূল বাসস্থানৰ গঢ় দিয়াৰ দৰে কিছুমান পদক্ষেপ গ্ৰহন কৰি আমি ইয়াৰ আৰম্ভণী কৰিব পাৰো।

সেয়ে আমি তোমালোকৰ বাবে 'এখন পৃথিৱী-এখন ঘৰ' অনুষ্ঠান লানি লৈ আহিছো। প্ৰকৃতিৰ সৈতে সময় যাপন কৰিবলৈ এই সময়ত ই এক উৎকৃষ্ট উপায়। ইয়াত তিনিটা মূল পদক্ষেপ আছে:



১ম পদক্ষেপ : সন্ধান আৰু আৱিষ্কাৰ



২য় পদক্ষেপ : চোৱা আৰু শিকা



৩য় পদক্ষেপ : আলোচনা আৰু কাৰ্য্য কৰা



## অভিভাৱকৰ প্ৰতি

“

‘এখন পৃথিৱী - এখন ঘৰ’ ১০ সপ্তাহ জোৰা এলানি হুস্ম্যাৰী অনুষ্ঠান সূচী  
য’ত প্ৰতি সপ্তাহে কাৰ্য কৰিবলৈ কেৱল ৩০ মিনিট সময়ৰ প্ৰয়োজন হ’ব।

- △ কৰ্মপৃষ্ঠাসমূহ ছপা কৰি অথবা এখন উকা কাগজ/বহীত সম্পূৰ্ণ কৰিব পৰা যাব।
- △ সকলো কাৰ্য সম্পন্ন কৰাৰ সময়ত নিজৰ সন্তানক সহায় সহযোগীতা আগবঢ়াব। কৰ্মপৃষ্ঠা  
সমূহ পূৰাবলৈ তেওঁলোকক সহায় কৰিব।
- △ প্ৰতিটো কাৰ্যৰ বাবে একোটি চুটি ভিডিঅ’ আছে। সেইসমূহ হোৱাটচএপৰ জৰিয়তে  
শিক্ষকসকললৈ প্ৰেৰণ কৰা হ’ব অথবা কৰ্মপৃষ্ঠাত থকা লিংকৰ সহায়েৰে ডাউনলড কৰিব  
পৰা যাব।
- △ সৰু-সৰু সফলতা সমূহত সকলোৰে মিলিজুলি একেলগে পৰিয়ালৰ সৈতে আনন্দ  
উপভোগ কৰিব।

”



## ৩য় পদক্ষেপ আলোচনা আৰু কাৰ্য্য কৰা

তোমালোকে অতি সুন্দৰকৈ আগুৱাই গৈছা, ইয়াতে থমকি ন'ব'বা। এতিয়া 'এখন পৃথিৱী-এখন ঘৰ'ৰ অন্তিম পদক্ষেপটো লোৱাৰ সময় সমাগত। ইয়াত ৪ খন কৰ্মপৃষ্ঠা আৰু ৩ টা ভিডিঅ' আৰু শেষত এটা DIY (do it yourself - নিজে কৰা) প্ৰকল্প সন্নিবিষ্ট কৰা হৈছে।

### সূচী



ভিডিঅ' V3A: সিঁচা, উৎপাদন কৰা, খেতি কৰা।  
ঘৰতে গছ এজোপা গজাবলৈ শিকা।



কৰ্মপৃষ্ঠা W3A: মোৰ কণমানি বাগিচা  
পুৰণি টেকেলি আৰু পাত্ৰ ব্যৱহাৰ কৰি এজোপা গছপুলি (যিকোনো পাচলি, ফল বা বনৌষধি) গজুৱাৰ ব্যৱস্থা কৰা।



ভিডিঅ' V3B: আৱৰ্জনাৰ বিষয়ে।  
আৱৰ্জনাৰ পৰিমাণ হ্রাস কৰিবলৈ আৰু অধিক পৰিৱেশ অনুকূল হ'বলৈ শিকো আহা



কৰ্মপৃষ্ঠা W3B: মই দায়িত্বশীল  
তোমাৰ ঘৰত উৎপন্ন হোৱা বিভিন্ন প্ৰকাৰৰ আৱৰ্জনাৰ এখন তালিকা প্ৰস্তুত কৰা। শুকান আৰু ভিজা/ সেমেকা আৱৰ্জনা ৰূপে বিভক্ত কৰা।



ভিডিঅ' V3C: প্ৰকৃতিত পুনৰাৱৰ্তন  
পচনসাৰ প্ৰস্তুত কৰা বিধি শিকি লোৱা আৰু ঘৰতে কিদৰে ইয়াক কৰিব পাৰি জানি লোৱা।



কৰ্মপৃষ্ঠা W3C: ঘৰৰ পাছফালে যাদু  
ঘৰৰ পাছফালে পচন সাৰ প্ৰস্তুত কৰি যাদু সম্পন্ন কৰা



কৰ্মপৃষ্ঠা W3D: এটা 'সেউজীয়া ঘৰ' প্ৰস্তুত কৰো আহাঁ।  
পৰিয়ালৰ আচৰণ বিধি এ সপ্তাহৰ বাবে নিৰীক্ষণ কৰা



ভিডিঅ' V3D: এখন পৃথিৱী এখন ঘৰ  
নিজে কৰো আহাঁ



পুনৰুক্তি আৰু আগলৈ  
কি শিকিলা দোহাৰিবা আৰু প্ৰতিবেদন/ বিৱৰণী প্ৰস্তুত কৰিবা।

সেউজীয়া ঘৰ'ৰ প্ৰতীক সৃষ্টি কৰা	শপতবাক্য চহী কৰা
পুৰণি সামগ্ৰী ব্যৱহাৰ কৰি এটা 'সেউজীয়া ঘৰ'ৰ প্ৰতীক তৈয়াৰ কৰা আৰু ঘৰত স্থাপন কৰা।	পৰিয়ালৰ সকলোৱে যি বিধি সদায়েই পালন কৰি যাবলৈ স্থিৰ কৰিছা তাক লিখি লোৱা। তাত সকলোৱে চহী কৰা আৰু দেখা পোৱা স্থানত থৈ দিবা।

'এখন পৃথিৱী-এখন ঘৰ' এ বহনক্ষম বিকাশৰ লক্ষ্যত (SDGs) উপনীত হ'বলৈ সহায় কৰে।

STEP 3 IS FOR :



ভিডিঅ' V3A

ভিডিঅ টাইম

সিঁচা, উৎপাদন কৰা, খেতি কৰা !

অতি সহজেই কি দৰে নিজৰ ঘৰত ফলমূল শাক-পাচলি আৰু বনৌষধি জাতীয় উদ্ভিদৰ খেতি কৰিব পৰা যায়, এই ভিডিঅ'ৰ সহায়েৰে শিকি লোৱা।



কৰ্মপৃষ্ঠা

W3A

মোৰ কণমানি বাগিচা

এটি স্বাস্থ্যবান পৰিয়ালৰ বাবে সুস্বাদু আহাৰ প্ৰয়োজন

আমি যেতিয়া আমাৰ খাদ্যৰ বাবে  
নিজেই কৃষি/খেতি কৰো, তেতিয়া  
আমি আমাৰ পৃথিবীক আৰু  
আধিক স্বাস্থ্যকৰ কৰিবলৈ  
সক্ষম হ'ও

পাচলি বাগিচা এখন  
যিকোনো ঠাইতে  
পাতিব পৰা যায়

কনীৰ খোলা নাইবা  
নাৰিকলৰ খোলাত  
গছপুলি ৰুব পৰা যায়

বতৰৰ ফল মূলৰ আৰু  
শাক পাচলিৰ কম সময়তে  
আৰু কম যত্নতেই  
বৃদ্ধি হয়

সম্পূৰ্ণ হোৱা পদক্ষেপকেইটাত চিন দিবা নাইবা নিজৰ বহীত ক্ৰমিক নম্বৰ লিখি থ'বা

১/ তোমাৰ গছ পুলিটো ৰুবলৈ উপযুক্ত স্থান নিৰ্বাচন কৰা ঠাইৰ নাটনি হ'লে এটা  
পাত্ৰ বিচাৰি লোৱা। এই পাত্ৰটো কনীৰ খোলা, টেকেলি নাইবা পুৰণি বয়াম হ'ব  
পাৰে।



১/ তোমাৰ গছপুলিবিলাক এনেধৰণে ৰুব পাৰিবা –



ক। সহজে পোৱা মাটিৰ  
টেকেলি বা পাত্ৰ



ঘ। কণীৰ খোলত ক্ষুদ্ৰ গছপুলি



খ। প্লাষ্টিকৰ ব্যৱহৃত বটল



ঙ। নাৰিকলৰ বাকলি বা খোলা



গ। ঘৰৰ চাললৈ বগাই যোৱা  
আবোহী উদ্ভিদ



চ। পুৰণা বাল্টি নাইবা অন্য  
কোনো পাত্ৰ

ঋতু	সিঁচিবৰ উপযুক্ত বীজ বা গছপুলি (পাঁচলি / বনৌষধি)	বৃদ্ধিৰ বাবে কিমান সময়ৰ প্ৰয়োজন হ'ব ?
গ্ৰীষ্ম		
বৰ্ষা		
শীত		

৩/ খেতিৰ বাবে নিৰ্বাচিত ঠাইডোখৰত পৰিয়ালৰ সৈতে লগ হৈ বীজ / গছপুলি ৰোপন কৰিবা।

৪/ তোমাৰ খেতিৰ পৰা পোৱা পাঁচলিৰে এবিধ আহাৰ / খাদ্য প্ৰস্তুত কৰিব পাৰিবানে? যদি কৰিছা, সেইবিধ কি?

৫/ পূৰ্ণ বৃদ্ধিৰ পিছত তোমাৰ গছপুলিটোৰ ছবি আঁকিবা

ভিডিঅ' V3B

ভিডিঅ টাইম  
আৰ্জনাৰ বিষয়ে !

আৰ্জনা সৃষ্টিৰ পৰিমাণ হ্রাস কৰিবলৈ এই ভিডিঅ'টোৰ পৰা শিকি লোৱা।





কৰ্মপৃষ্ঠা

W3B

## মই দায়িত্বশীল

তোমাৰ ঘৰত উৎপন্ন হোৱা আৱৰ্জনা সমূহত নিম্নোলিখিত তালিকাত চিন দিয়া নাইবা লিখি থোৱা



১. পাচলি আৰু ফলমূলৰ বাকলি



২. ৰৈ যোৱা খাদ্য




৩. সৰা পাত




৪. ভঙা কাঁচ




৫. কাপোৰ ধোৱা পানী



৬. পুৰণি বাতৰি কাকত



৭. ভগা আচবাব পত্ৰ



৮. ভঙা চিঙা খেলনা



৯. পচিয়োৱা ফলমূল আৰু পাচলি



১০. প্লাষ্টিকৰ বটল




১১. প্লাষ্টিকৰ আৱৰণ/মোনা



১২. ব্যবহৃত বহী

এতিয়া এটি ক্ষুদ্ৰ কাৰ্য্য কৰাৰ সময় তলত দিয়া পদক্ষেপ সমূহ পালন কৰা-

- পুৰণি পাত্ৰ ব্যৱহাৰ কৰি ঘৰত ২ টা ডাষ্টবিন তৈয়াৰ কৰা। এটা ভিজা/সেমেকা আৱৰ্জনাৰ বাবে আৰু আনটো শুকান আৱৰ্জনাৰ বাবে।
- তলত দিয়া ধৰণে তোমাৰ বহীখনত চিত্ৰ আঁকি লোৱা। বিভিন্ন আৱৰ্জনা ভিজা/সেমেকা আৰু শুকান ৰূপে বিভক্ত কৰা। ওপৰত দিয়া তালিকা খন প্ৰয়োজন হ'লে চাই লোৱা।



## মনত ৰাখিবা-

- শুকান আৰ্জনা পুনৰ ব্যৱহাৰ কৰিব পৰা যায়।
- ভিজা/সেমেকা আৰ্জনাৰ পৰা গছ-পুলিৰ বাবে পুষ্টিকৰ পচনসাৰ প্ৰস্তুত কৰিব পাৰি।
- কিছুমান ঘৰুৱা আৰ্জনা ক্ষতি কাৰক। এনেবোৰ আৰ্জনাৰ ক্ষেত্ৰত সাৱধান হ'বা।

 বৈ যোৱা পেইন্ট	 ব্যৱহৃত পুৰণি বেটাৰী	
 ৰাসায়নিক সাৰ	 পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা দ্ৰব্য	 কীটনাশক
 নষ্ট হোৱা বৈদ্যুতিক সামগ্ৰী	 মটৰ অইল্	 ম্যাদ ওকলা ঔষধ

- পানীৰ যিকোনো উৎসৰ সমীপত বিপদসংকুল আৰ্জনা পেলোৱা অনুচিত।
- তুমি পৃথক কৰা আৰ্জনা উপযুক্ত লোকে পোৱাটো নিশ্চিত কৰিবা।

ভিডিঅ' V3C

## ভিডিঅ' টাইম প্রকৃতিত পুনৰাৰ্তন

পচন সাৰ প্ৰস্তুত কৰা বিধি শিকি লোৱা আৰু  
ঘৰতে ইয়াক কিদৰে কৰিব পাৰি জানি লোৱা।



কৰ্মপৃষ্ঠা

W3C

ঘৰৰ পাছফালে যাদু !

তলত দিয়া নিৰ্দেশ অনুযায়ী পচনসাৰৰ বাবে ঘৰতে এটা খাদ তৈয়াৰ কৰি লোৱা

১. অতিকমেও ৮-১ মিটাৰ ক্ষমতাসম্পন্ন  
ঢাকনিযুক্ত এটা প্লাষ্টিকৰ ডাঙৰ পাত্ৰ লোৱা

৩. সাধাৰণ পচনশীল সামগ্ৰীৰে পূৰ্ণ কৰা

২. ১-২ ইঞ্চি দূৰত্বত বিন্ধা কৰা

৪. বতাহ চলাচল হোৱাকৈ মুকলি ঠাইত নিয়মিত ৰূপে খোঁটালি দিবা।

৫. যদিহে অধিক পনীয়া যেন হয় তেনেহ'লে তাত বাতৰি  
কাকত, শুকান সৰাপাত নাইবা তুঁহ মিহলাই দিবা

মনত ৰাখিবা :

১. আৱৰ্জনাৰ পৰা দুৰ্গন্ধ নোলাবলৈ সেইখিনি অধিক ভিজিব নিদিবা। যদিহে অধিক পনীয়া যেন হয়, তেনেহ'লে বাতৰি কাকত, শুকান সৰাপাত বা তুঁহ মিহলাই দিবা।
২. পোক দেখিলে ভয় নকৰিবা, এইবিলাকে পচনত সহায় কৰে।
৩. বতাহ চলাচল কৰা আৱশ্যক। পাত্ৰটোৰ সকলোফালে বিন্ধা থাকিব লাগিব। মাৰি এডালেৰে প্ৰতি সপ্তাহে এবাৰকৈ সেইখিনি লৰাই দিবা।

## পাত্ৰটোত কি দিবা



ৰৈ যোৱা আহাৰ, চাহপাত



সৰাফুল, ঠাল-ঠেঙুলি




শুকান পাত

## পাত্ৰটোত কি নিদিবা



মাংসৰ হাড়



মাংস আৰু মাংস জাত  
আৰ্জনা



ৰুগীয়া গছপুলি বা আন  
শুকান আৰ্জনা




কৰ্মপৃষ্ঠা


W3D

আমাৰ ঘৰটো 'সেউজীয়া ঘৰ'  
কৰো আহা !

'গ্ৰীণ হেবিট্ছ' পালন কৰাটো পৰিবেশৰ বাবে গ্ৰহণীয়। ৫ টা 'R' মনত ৰাখি এই কামটো  
সহজেই কৰিব পৰা যায়।




**REDUCE**  
(হ্ৰাস কৰা)



**REPLACE**  
(প্ৰতি স্থাপন কৰা)



**REPAIR**  
(মেৰামতি কৰা)



**REUSE**  
(পুনৰ ব্যৱহাৰ কৰা)



**RECYCLE**  
(পুনৰাবৰ্তন কৰা)

ক) তলত দিয়া ধৰণে চাৰ্ট এখন তৈয়াৰ কৰিবা আৰু তোমাৰ পৰিয়ালৰ লগত আলোচনাত মিলিত হ'বা।

পৰিয়ালৰ সকলোকে এ সপ্তাহৰ বাবে নিজ আচৰণ বিধি সমূহলৈ মন দিবলৈ কোৱা। এ সপ্তাহৰ অন্তত প্ৰতিজন সদস্যক তেওঁ পালন কৰা আচৰণ বিধি বাবে তালিকা খনত চিন দিবা।

আচৰণ	১ ম সপ্তাহ	২ য় সপ্তাহ	৩ য় সপ্তাহ	৪ থ সপ্তাহ
 বজাৰৰ পৰা ক্ৰয় কৰা পূৰ্বপ্ৰস্তুত খাদ্য বৰ্জন কৰিছে				
 ব্যৱহাৰ নকৰা সময়ত লাইট নুমুৱাই আৰু ফেন নচলোৱাকৈ থৈছে				
 গছপুলি আপডাল কৰিছে				
 এজোপা গছ বা প্ৰাণী এটা নিৰীক্ষণ কৰিছে				
 বজাৰলৈ মোনা লৈ গৈছে				
 পানী নিগৰি থকা নল মেৰামতি কৰিছে				
 পানীৰ পুনৰ ব্যৱহাৰ কৰিছে				
 এবিধ পাচলি/বনৌষধিৰ খেতি কৰিছে				
 খৰৰ বাবে কোনো প্লাষ্টিক জাত সামগ্ৰী ক্ৰয় নাই কৰা				
 আৱৰ্জনা পৃথক কৰিছে				

তলত দিয়া বিষয় সমূহ পৰিয়ালৰ সৈতে আলোচনা কৰা

- কোনোবা স্থান চিহ্নত নোৱাহাকৈ ৰৈ গৈছে নেকি? ৰৈছে/নাই ৰোৱা
- যদি ৰৈ গৈছে, কোনটো?

---

- সপ্তাহৰ দিন অতিক্ৰম হোৱাৰ লগে লগে চিনৰ সংখ্যা হ্রাস অথবা বৃদ্ধি হৈছে নেকি?


---

## খ) গ্রীণ হ'ম স্কেল (সেউজীয়া ঘৰ)

- ৪ সপ্তাহৰ অন্তত তোমাৰ ঘৰ পৰিবেশ অনুকূল হয়নে তাৰ বুজ লওঁ আহা
- কৰ্মপৃষ্ঠা 2Bত দিয়া পৰিবেশ অনুকূল ঘৰৰ সূচী চাই লোৱা। এতিয়া তোমালোকে তোমালোকৰ ঘৰত যি নিৰ্দিষ্ট কাৰ্য পালন কৰা তাক বুজাবলৈ তলত দিয়া স্থানত চিন দিয়া অথবা ক্ৰমিক নম্বৰটো লিখা—



পানী




১. পানী নিগৰি থকা নল এদিনতে মেৰামতি কৰি লওঁ




২. বাল্টিত পানী লৈ গা ধোওঁ



৩. কাপোৰ আওডালা পানীৰে মজিয়া/গাড়ী পৰিস্কাৰ কৰো



৪. ঢাকনি যুক্ত পাত্ৰত বৰষুণৰ পানী পৰবৰ্তী সময়ত ব্যৱহাৰৰ বাবে সংগ্ৰহ কৰি থওঁ



৫. পানী নিগৰি থকা নলৰ তলত শাক-পাচলি ধুই লওঁ



৬. প্ৰয়োজন হ'লেহে গছ-গছনিত পানী দিওঁ



৭. নিচেই পুৰা বা গধূলি সময়ত গছ-গছনিত পানী দিওঁ





## খাদ্য/আহাৰ



১. আমি গ্ৰহন কৰা আহাৰৰ কিছু পৰিমাণৰ উৎপাদন আমাৰ ঘৰতে কৰো



২. স্থানীয় ভাৱে উৎপাদিত ফলমূল আৰু শাক-পাচলি গ্ৰহন কৰো



৩. অপচয় ৰোধ কৰিবলৈ আমি খাদ্য ভালদৰে সংৰক্ষণ কৰো




৪. আমি জাম আৰু আচাৰ আমাৰ ঘৰতে প্ৰস্তুত কৰো



৫. প্ৰয়োজন হোৱা পৰিমাণৰ সতেজ আহাৰ ৰান্ধো



৬. পেলনীয়া আহাৰ পচনসাৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰো



৭. আমাৰ আহাৰ পৰিকল্পনা কৰি লওঁ-কি খাবলৈ ইচ্ছা কৰিছো আৰু কিমান পৰিমাণৰ প্ৰয়োজন হ'ব



## আৰজনা




১. আমি ভিজা আৰু শুকান আৰজনা পৃথকে পৃথকে সংগ্ৰহ কৰো



২. বাগিচাৰ আৰজনাৰে পচন সাৰ প্ৰস্তুত কৰো



৩. বজাৰলৈ গ'লে সদায় মোনা লগত লৈ যাওঁ



৪. ঘৰৰ বাবে কোনো সামগ্ৰী ক্ৰয় কৰাৰ আগতে ভালদৰে বিবেচনা কৰি লওঁ



৫. অধিক পৰিমাণৰ প্লাষ্টিক থকা সামগ্ৰী ক্ৰয় নকৰো



৬. বটল বা আন পাত্ৰ সমূহ পুনৰ ব্যৱহাৰ কৰো



৭. ঘৰুৱা আচৰাব সমূহ মেৰামতি কৰি লওঁ

‘সেউজীয়া ঘৰ’ কৰিবৰ উদ্দেশ্যে তোমাৰ ঘৰলৈ কি পৰিৱৰ্তন আনিলা বুজ লওঁ আহা।  
প্ৰত্যেক ভাগৰ বাবে তুমি মুঠতে কিমান সামগ্ৰী বাচনি কৰিলা হিচাপ কৰা।

নতুনকৈ আহৰণ কৰা নম্বৰখিনি তোমাৰ ২য় পদক্ষেপত আহৰণ কৰা নম্বৰৰ সৈতে তুলনা কৰা

নম্বৰ	পানী	খাদ্য	আৰ্জনা
W2B অনুযায়ী পুৰণি নম্বৰ			
W3D অনুযায়ী নতুন নম্বৰ			

তোমাৰ গ্ৰীণস্ক'ৰ তালিকা উন্নত হৈছেনে? কিয়?

ভিডিঅ' V3D

ভিডিঅ' টাইম  
এখন পৃথিৱী এখন ঘৰ  
নিজে কৰো আঁহা

এখন পৃথিৱী এখন ঘৰৰ তিনিওটা পদক্ষেপ সম্পূৰ্ণ কৰা হ'ল। এতিয়া আনন্দ উদ্‌যাপনৰ সময়। এই নিজে কৰো আঁহা ভিডিঅ' টি চোৱা আৰু নিজৰ ঘৰ এখনি পতাকা বা নিচানেৰে সজোৱা।




## উদযাপন কৰো আহা!

### ‘সেউজীয়া ঘৰ’ প্ৰতীক প্ৰস্তুত কৰো আহা!


পুৰণা কাপোৰেৰে সৰু পতাকা/নিচান প্ৰস্তুত কৰি নিজৰ ঘৰৰ চৌহদত স্থাপন কৰিবা।

তোমাৰ ঘৰ যে পৰিবেশ অনুকূল সেই বাৰ্তা এই প্ৰতীকে বহন কৰিব লাগিব। উদাহৰণ স্বৰূপে এজোপা গছ, সেউজীয়া হস্তচিহ্ন অথবা পৃথিৱী খন ধৰি থকা হস্তযুগল।


#### পতাকাৰ আৰ্হি




১. যিকোনো একটুকুৰা পুৰণি কাপোৰ লোৱা




২. সৰু ত্ৰিভুজৰ আকৰত কাটি লোৱা




৩. ফেব্ৰিক পেইন্ট ব্যৱহাৰ কৰি তোমাৰ প্ৰতীক প্ৰস্তুত কৰা



৪. মাৰি এডাল লোৱা




৫. ছবিত দেখুৱা ধৰণে চিন দিয়া স্থানত আঠা লগাই মাৰিডালত সংযুক্ত কৰা




৬. তোমাৰ পতাকা তৈয়াৰ হৈ গ’ল


#### নিচান বস্ত্ৰৰ আৰ্হি




১. যিকোনো একটুকুৰা অলপ ডাঙৰ আকৰৰ কাপোৰ লোৱা




২. সৰু সৰুকৈ ৫/৬ টুকুৰা ত্ৰিভুজৰ আকৃতি কাটি লোৱা




৩. ফেব্ৰিক পেইন্ট ব্যৱহাৰ কৰি প্ৰতি টুকুৰাতে তোমাৰ প্ৰতীকৰ ছবি আঁকি লোৱা



৪. কাপোৰৰ দীঘল ৰচী এডাল লোৱা



৫. ছবিত দিয়া ধৰণে চিনৰ ওপৰত আঠা লগাই টুকুৰা বোৰ ৰচী ডালত সংযুক্ত কৰা



৬. তোমাৰ নিচান বস্ত্ৰ তৈয়াৰ হৈ গ’ল

## ‘গ্ৰীণ ফেমিলি’ শপত বাক্য

‘এখন পৃথিৱী-এখন ঘৰ কাৰ্য্যবলী সমূহ সম্পন্ন কৰা বাবে অভিনন্দন !

নিজৰ শপতবাক্য লিখি উলিয়াবা আৰু ‘সেউজীয়া ঘৰ, সেউজীয়া পৰিয়াল’ৰ বাবে কৰনীয় কাৰ্য সমূহ পালন কৰি যোৱা। তলত দিয়া দিশ সমূহৰ ক্ষেত্ৰত পৰিয়ালৰ হৈ তোমালোকে যিটো আচৰণ বিধি নিয়মিত ৰূপে পালন কৰিবা তাৰ ছবি আকিবা নাইবা সেই বিষয়ে লিখিবা। এই পৃষ্ঠাখনত পৰিয়ালৰ সকলো সদস্যই চহী কৰিবা আৰু দেখা পোৱাকৈ থ’বা-

এনেধৰণে আমি সেউজীয়া ঘৰ আৰু সেউজীয়া পৰিয়াল হৈ ৰ’ম -

 কাষৰ উদ্ভিদজগত আৰু প্ৰাণীজগত	
 পানী	
 খাদ্য/আহাৰ	
 আৱৰ্জনা	

নাম	শিশুটিৰ সৈতে সম্পৰ্ক	চহী/টিপচহী



## পুনৰুক্তি!

অভিনন্দন! তোমালোকে এতিয়া ৩ য় পদক্ষেপ সম্পূৰ্ণ কৰিলা।

এতিয়ালৈকে কি শিকিলা চাওঁ আহাঁ!

১.

পূৰ্বতে জানিছিলো

২.

নতুনকৈ শিকিলো

৩য় পদক্ষেপ সম্পূৰ্ণ কৰি উঠাৰ বাবে পাণ্ডা বটে তোমাক 'এখন পৃথিৱী এখন ঘৰ'ৰ বেজ্ প্রদান কৰিব বিচাৰিছে। তোমাৰ বেজ্‌টোৰ বাবে তলত দিয়া লিংকলৈ যোৱা

On the completion of **Step 3**, the Panda Bot wants to give you '**One Earth One Home**' **Badge**. Copy and paste the below link on your browser for your badge :

[https://www.wwfindia.org/about\\_wwf/environmental\\_education/one\\_earth\\_one\\_home/step\\_three\\_badge.cfm](https://www.wwfindia.org/about_wwf/environmental_education/one_earth_one_home/step_three_badge.cfm)

